

3 (Sem-5) MAT 2

2018

MATHEMATICS (General)

Paper : 5.2

**(Numerical Methods and Spherical
Astronomy)**

Full Marks : 80

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

Answer either in English or in Assamese

GROUP—A / বিভাগ—ক

(Numerical Methods)

(Marks : 30)

1. Answer the following questions : $1 \times 4 = 4$

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা :

(a) Establish the relation $E = 1 + \Delta.$

$E = 1 + \Delta$ সম্বন্ধটো স্থাপন কৰা।

(2)

(b) What is interpolation?

অন্তর্রেশন মানে কি ?

(c) What are the advantages of Lagrange's interpolation formula?

লাগ্রাঞ্জ অন্তর্রেশন সূত্রটোৰ সুবিধাবোৰ কি কি ?

(d) If $f(x) = \frac{1}{x}$, then find the divided difference of $f(a, b)$.

যদি $f(x) = \frac{1}{x}$ হয়, তেন্তে $f(a, b)$ ৰ বিভাজিত অন্তৰ উলিওৱা ।

2. Answer the following questions : $2 \times 3 = 6$

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা :

(a) Prove that,

প্ৰমাণ কৰা যে,

$$(1 + \Delta)(1 - \nabla) = 1$$

(b) Evaluate :

মান উলিওৱা :

$$\Delta \tan^{-1} x$$

(3)

- (c) Find the third divided difference with arguments 2, 4, 9 and 10 of the function $f(x) = x^3 - 2x$.

x বরাবর 2, 4, 9 আৰু 10-এ বাবে
 $f(x) = x^3 - 2x$ ফলনৰ তৃতীয় বিভাজিত অন্তৰ
 নিৰ্ণয় কৰা।

3. (a) Evaluate :

5

মান নিৰ্ণয় কৰা :

$$\frac{\Delta^2}{E} \sin(x+h) + \frac{\Delta^2 \sin(x+h)}{E \sin(x+h)}$$

Or / অথবা

- Find the missing values in the following table :

5

তলত দিয়া তালিকাখনৰ খালী ঠাই পূৰ কৰা :

x : 45 50 55 60 65

y : 3.0 — 2.0 — -2.4

- (b) State and prove Newton's formula for forward interpolation.

5

নিউটনৰ অগ্রগামী অন্তৰেশন সূত্ৰ লিখা আৰু প্ৰমাণ
 কৰা।

(4)

Or / অথবা

From the following table, find the number of students who obtained less than 60 marks.

5

তলৰ তালিকাখনৰ পৰা, 60 নম্বৰতকৈ কম নম্বৰ লাভ কৰা ছাত্রছাত্রীৰ সংখ্যা নিৰ্ণয় কৰা :

Marks (নম্বৰ)	No. of Students (ছাত্রছাত্রীৰ সংখ্যা)
30-40	41
40-50	52
50-60	61
60-70	45
70-80	41

4. Answer either (a) or (b) of the following questions :

10

তলত দিয়া প্ৰশ্নবোৰৰ (a) অথবা (b)ৰ উত্তৰ লিখা :

(a) (i) Obtain $\sqrt{12}$ to five decimal places by using Newton-Raphson method.

5

নিউটন-ৰাফছন পদ্ধতি ব্যৱহাৰ কৰি $\sqrt{12}$ ৰ মান পাঁচ দশমিক স্থানলৈ উলিওৱা ।

(5)

- (ii) Find a real root of the equation $x^3 - 2x - 5 = 0$ correct to three decimal places by using bisection method.

5

বিভাজন পদ্ধতি ব্যবহাব কৰি
 $x^3 - 2x - 5 = 0$ সমীকৰণৰ এটা বাস্তৱ মূল
তিনি দশমিক হানলৈ উলিওৱা ।

- (b) Find the positive root of $x^4 - x = 10$
correct to three decimal places using
Newton-Raphson method.

10

নিউটন-ৰাফছন পদ্ধতিৰ সহায়ত তিনি দশমিক হানলৈ
 $x^4 - x = 10$ সমীকৰণৰ ধনাত্মক মূল উলিওৱা ।

GROUP—B / বিভাগ—খ

(Spherical Astronomy)

(Marks : 50)

5. Answer the following questions : $1 \times 6 = 6$

তলত দিয়া প্রশ্নোৰৰ উত্তৰ লিখা :

(a) Define great circle and small circle.

বৃহৎ বৃত্ত আৰু লম্ব বৃত্তৰ সংজ্ঞা দিয়া ।

(b) Fill in the blank :

খালী ঠাই পূর কৰা :

The angles of a spherical triangle
cannot be greater than ____.

গোলক ত্রিভুজৰ কোনো কোণ _____ ডাঙৰ হ'ব
নোৱাৰে ।

(c) State the cosine formula related to a
spherical triangle.

এটা গোলক ত্রিভুজৰ ক্ষেত্ৰত ক'চাইন (cosine)ৰ
সূত্ৰটো লিখা ।

(d) Define right ascension of a heavenly
body.

জ্যোতিষ্ক এটাৰ বিষুবাংশৰ সংজ্ঞা দিয়া ।

(e) What are the altitude and hour angle
of the zenith?

শিৰোবিন্দু (zenith)ৰ উন্নতাংশ আৰু হোৱা কোণ
কিমান ?

(f) What is the duration of a day and
night at equinoxes?

বিশুৰত (at equinoxes) দিন-ৰাতিৰ পৰিমাণ
কিমান ?

(7)

6. (a) In an equilateral spherical triangle ABC , show that

$$2 \cos \frac{a}{2} \sin \frac{A}{2} = 1 \quad 2$$

যদি ABC এটা সমবাহু গোলক ত্রিভুজ হয়, তেন্তে
দেখুওৱা যে

$$2 \cos \frac{a}{2} \sin \frac{A}{2} = 1$$

- (b) (i) Where does the celestial equator cut the horizon? 1

নভোবিশুরে কি বিশুত নভোদিগন্তক কাটে ?

- (ii) What are the times of sunrise and sunset at any place at the equinox? 1

কোনো এখন ঠাইব বিশুবৃত (at equinox)
সূর্যোদয় আৰু সূর্যাস্তৰ সময় কি কি ?

7. (a) In a spherical triangle ABC , prove that

$$\frac{\sin A}{\sin a} = \frac{\sin B}{\sin b} = \frac{\sin C}{\sin c} \quad 5$$

গোলক ত্রিভুজ ABC ৰ ক্ষেত্ৰ, প্ৰমাণ কৰা যে

$$\frac{\sin A}{\sin a} = \frac{\sin B}{\sin b} = \frac{\sin C}{\sin c}$$

(8)

Or / অথবা

In a spherical triangle ABC ,
if $b + c = \pi$, then show that
 $\sin 2B + \sin 2C = 0$. 5

এটা গোলক ত্রিভুজ ABC -রে ক্ষেত্রত যদি $b + c = \pi$
হয়, তেন্তে দেখুওৱা যে $\sin 2B + \sin 2C = 0$.

- (b) Draw a neat diagram of the celestial sphere showing the horizontal and equatorial systems of coordinates of a heavenly body. 5

জ্যোতিষ্ক এটাৰ অনুভূমিক আৰু বিষুবীয় প্ৰণালীৰ
স্থানাংক দেখুৱাই নভোগোলকৰ এটা পৰিষ্কাৰ চিত্ৰ
আঁকা।

8. Answer either (a) and (b) or (c) and (d) : 10

(a) আৰু (b) অথবা (c) আৰু (d)-ৰ উত্তৰ লিখা :

- (a) Prove that the altitude of a heavenly body is greater than it is on the meridian of the observer. 5

প্ৰমাণ কৰা যে পৰ্যবেক্ষকৰ মধ্যবেৰাত কোনো
জ্যোতিষ্কৰ উন্নতাংশ বৃহত্তম।

- (b) Prove that $\delta = \phi + z$, where ϕ , latitude of a place; δ , the declination and z , the meridian zenith distance of a heavenly body.

5

কোনো জ্যোতিষ্ক বিষুব লম্ব (δ), ঠাইব অক্ষাংশ (ϕ) আৰু মধ্য নভাংশ (z) হ'লে প্ৰমাণ কৰা যে,
 $\delta = \phi + z$.

- (c) If z_1 and z_2 are the zenith distances of a circumpolar star at the upper and lower culminations which are on the same side of the zenith, find the latitude of the observer.

4

মধ্যাহ্নিক বেথাৰ ওপৰত উৰ্ধ্ব আৰু নিম্ন অৱস্থানত মেৰুপদেশ ঘৰি অৱস্থিত নক্ষত্র এটাৰ শীৰ্ষবিন্দুৰ পৰা দূৰত্ব কৰ্মে z_1 আৰু z_2 হ'লে আৰু দুয়োটা অৱস্থান শীৰ্ষবিন্দুৰ একেফালে অৱস্থিত হ'লে, পৰ্যবেক্ষণৰ অক্ষাংশ উলিওৱা।

- (d) Write short notes on :

3×2=6

চমু টোকা লিখা :

- (i) Rising and setting of stars

জ্যোতিষ্ক উদয়ান্ত

- (ii) Circumpolar star

পৰিকৰ্মী তৰা

(10)

9. (a) State Kepler's laws of planetary motion. Deduce Kepler's third law of planetary motion from Newton's law of universal gravitation. 3+7=10

কেপলারৰ গ্রহগতি সম্বন্ধীয় বিধিকেইটা লিখা।
নিউটনৰ নিতা মহাকর্ষণ বিধিৰ পৰা কেপলারৰ তৃতীয় বিধি নিৰ্গমণ কৰা।

Or / অথবা.

- (b) (i) If V_1 and V_2 be the velocities of two planets in their orbits and r_1 , r_2 be the respective distances from the sun, prove that

$$V_2 : V_1 = \sqrt{r_1} : \sqrt{r_2}$$

6

নিজ কক্ষপথত দুটা গ্রহৰ বেগ V_1 আৰু V_2 আৰু সূৰ্যৰ পৰা দূৰত্ব ক্ৰমে r_1 , r_2 হ'লে প্ৰমাণ কৰা যে,

$$V_2 : V_1 = \sqrt{r_1} : \sqrt{r_2}$$

- (ii) The sidereal period of Uranus is 84 years. Find the synodic period.

4

ইউৰেনাচৰ পৰ্যায়কাল 84 বছৰ, সংযুতিকাল উলিওৱা।

10. Answer either (a) or (b) :

10

(a) অথবা (b) ব উভৰ কৰা :

(a) (i) Prove that the effect of the geocentric parallax is to depress a celestial body in the heaven. 6

প্ৰমাণ কৰা যে, ভূ-কেন্দ্ৰিক লম্বনৰ ফলত
আকাশত জ্যোতিষ্ঠ অৱনমিত হয়।

(ii) Define parallax. What is horizontal parallax? $2+2=4$

লম্বনৰ সংজ্ঞা লিখা। অনুভূমিক লম্বন কি?

(b) (i) What is meant by annual parallax of a star? Show that due to annual parallax, a star is displaced towards the sun. $2+4=6$

নক্ষত্র এটাৰ বাৰ্ষিক লম্বন বুলিলে কি বুজা?
দেখুওৱা যে বাৰ্ষিক লম্বনৰ ফলত নক্ষত্র এটা
সূৰ্যৰ দিশত বিছাপিত হয়।

(ii) Where a star must be situated so as to have no displacement due to annual parallax?

(12)

Where must it be situated so that
the effect of annual parallax is
greatest?

2+2=4

ক'ত থাকিলে বার্ষিক লম্বনৰ ফলত এটা তৰাৰ
বিস্থাপন নহয় ? ক'ত থাকিলে বার্ষিক লম্বনৰ
ফলত এটা তৰাৰ বিস্থাপন সর্বোচ্চ হ'ব ?

★ ★ *